

অধ্যায়

১০

কৈশোৰ প্ৰাপ্তি



তোমালোকে আগৰ অধ্যায়ত প্ৰাণীয়ে কেনেদেৰে প্ৰজনন কৰে জানি আহিছা। মানুহ আৰু আন বহুতো প্ৰাণীয়ে ডাঙৰ-দীঘল হোৱাৰ পাছত এটি নিৰ্দিষ্ট বয়সতহে প্ৰজনন কৰিব পাৰে। মানুহে কিয় এটা নিৰ্দিষ্ট বয়সৰ পাছতহে প্ৰজনন কৰিব পাৰে? শৰীৰৰ কি কি পৰিৱৰ্তন হ'লে এজন ব্যক্তি প্ৰজননক্ষম হয় সেই বিষয়ে তোমালোকে এই অধ্যায়ত জানিবলৈ পাৰা।

নৰম অধ্যায়ত তোমালোকে মানুহৰ প্ৰজনন অংগসমূহৰ বিষয়ে শিকি আহিছা। এই অধ্যায়ত এটি শিশুৰে নানান পৰিৱৰ্তনৰ দ্বাৰা প্ৰাপ্তবয়স্ক অৱস্থা লাভ কৰাত হ্ৰমনৰ ভূমিকা কি সেই সম্পর্কে আমি আলোচনা কৰিম।

১০.১ কৈশোৰ কাল আৰু যৌৰনাৰস্থা :

প্ৰজ্ঞানে তাৰ দ্বাদশ জন্মদিন পালন কৰিলৈ। বন্ধুসকল যোৱাৰ পাছত প্ৰজ্ঞান আৰু প্ৰহেলিকাই তেওঁলোকৰ মাক-দেউতাকৰ লগত কথা পাতি আছিল। প্ৰহেলিকা এখন ছোৱালী বিদ্যালয়ৰ ছাত্ৰী। তাই হাঁহি হাঁহি মন্ত্ৰ্য কৰিছিল যে তাই যোৱা বছৰ প্ৰজ্ঞানৰ যিবোৰ বন্ধুক লগ পাইছিল সেইবোৰ বহুকেইজনে এবছৰৰ ভিতৰতে হঠাতে ওখ হৈ গৈছিল। কিছুমানৰ গোঁফো গজিছিল। তাইৰ মাকে বুজাই কৈছিল যে- এই ল'বাৰোৰ ডাঙৰ হ'ল।

জন্মৰ পৰাই বৃদ্ধি আৰু বিকাশ আৰম্ভ হয়। কিন্তু ১০-১১ বছৰ অতিক্ৰম কৰাৰ পাছত ল'বা-ছোৱালীৰ বৃদ্ধি অতি মন কৰিবলগীয়া। শৰীৰত দেখা পৰিৱৰ্তন সমূহ ডাঙৰ হোৱাৰেই লক্ষণ। এই পৰিৱৰ্তনবোৰে তোমালোক যে শিশু অৱস্থাত নাই বৰঞ্চ প্ৰাপ্তবয়স্ক অৱস্থা প্ৰাপ্তিৰ বাবে অগ্ৰসৰ হৈছা তাৰেই ইংগিত দিয়ে।

শৰীৰত দেখা দিয়া এই পৰিৱৰ্তন
সমূহ কিমান দিনলৈ বৰ্তি থাকিব
তাক জানিবলৈ কৌতুহল হয়।



ই জীৱনৰ এক আচৰিত সময়, যি
সময়ত তোমালোক শিশু নহয় আৰু
প্ৰাপ্তবয়স্কও নহয়। এই কালছোৱাৰ এটি
বিশেষ নাম থাকিব পাৰে নেকি তাক
মোৰ জানিবলৈ ইচ্ছা হয়।



ডাঙৰ দীঘল হোৱাতো এটি প্ৰাকৃতিক নিয়ম। জীৱনৰ যিটো কালত শাৰীৰিক পৰিৱৰ্তন হৈ পৈগত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় সেই কালছোৱাকে কৈশোৰ কাল বুলি কয়। কৈশোৰৰ আৰম্ভণি হয় প্ৰায় ১১ বছৰ বয়সৰ পৰা আৰু ১৮ বা ১৯ বছৰ বয়স পৰ্যন্ত চলি থাকে। এই কালছোৱা নাবালক অৱস্থা (১৩ বৰা ১৮ বা ১৯ বছৰলৈ) ত পৰে বাবে এই বয়সৰ কিশোৰসকলক নাবালক বুলিও কোৱা হয়। ছোৱালীৰ ক্ষেত্ৰত ল'ৰাতকৈ এবছৰ বা দুবছৰ পূৰ্বেই কৈশোৰ কাল আৰম্ভ হয়। ইয়াৰোপৰি কৈশোৰ কাল ব্যক্তি বিশেষে বেলেগ বেলেগ হ'ব পাৰে।

কৈশোৰ কালত মানৱ শৰীৰত বিভিন্ন পৰিৱৰ্তন সংঘটিত হয়। এই পৰিৱৰ্তনসমূহেই প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ আৰম্ভণি। কৈশোৰ অৱস্থাৰ পৰিৱৰ্তনবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ল ল'বা-ছোৱালীৰ



হঠাতে শারীরিক উচ্চতা বৃদ্ধি হোৱা
আৰু ল'বাৰ গেঁফ গজাটো
কৈশোৰকালৰ ইংগিত বুলি প্ৰজনন আৰু
প্ৰহেলিকাই অনুভৱ কৰিছিল। প্ৰজনন
ক্ষমতা প্ৰাপ্তিৰ সময়ত হোৱা অন্য
পৰিৱৰ্তনসমূহৰ বিষয়ে জনাৰ বাবে
সিহঁত আৰু উদগ্ৰীৰ হৈ পৰিছিল।



প্ৰজনন ক্ষমতা প্ৰাপ্তি। প্ৰজননক্ষম হোৱাৰ লগে লগে
কৈশোৰ অৱস্থাৰ সমাপ্তি হয়।

১০.২ প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত হোৱা পৰিৱৰ্তনসমূহ :

শৰীৰৰ উচ্চতা বৃদ্ধি

প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত আটাইতকৈ চকুত লগা
পৰিৱৰ্তন হ'ল হঠাতে হোৱা শৰীৰৰ উচ্চতা বৃদ্ধি। এই
সময়ত হাত আৰু ভৰিৰ হাড়বোৰ দীঘল হৈ মানুহজনৰ
উচ্চতা বৃদ্ধি হয়।

ক্ৰিয়াকলাপ ১০.১

তলৰ তালিকাখনত ল'বা-ছোৱালীৰ বয়স আৰু গড়
হিচাপত উচ্চতাৰ বৃদ্ধিৰ হাৰ দিয়া হৈছে। স্তৰ্ণ ২ আৰু
৩ ত স্তৰ্ণ ১ অত দেখুওৱা বয়স অনুসৰি শতাংশত
ল'বা আৰু ছোৱালীৰ শারীৰিক উচ্চতা দেখুওৱা হৈছে।
উদাহৰণস্বৰূপে ১১ বছৰীয়া এজন ল'বাই তাৰ সন্তাৰ্য
বয়সৰ সম্পূৰ্ণ উচ্চতাৰ ৮১% ত উপনীত হৈছে
আৰু এজনী ছোৱালীয়ে তাইৰ সন্তাৰ্য সম্পূৰ্ণ উচ্চতাৰ
৮৮% ত উপনীত হৈছে। এই পৰিসংখ্যাবোৰ গড়
হিচাপতহে লোৱা হৈছে; ইয়াত ব্যক্তিগত ভিন্নতা
থাকিব।

তোমালোকৰ বন্ধুসকলৰ বাবে তালিকাখন
ব্যৱহাৰ কৰা আৰু ভৱিষ্যতে তেওঁলোকৰ
প্ৰতিগ্ৰাকীয়ে কিমান ওখ হ'ব পাবে সেইটো হিচাপ

কৰি উলিওৱা। ভৱিষ্যতে তোমালোকৰ শ্ৰেণীৰ
কোনজন আটাইতকৈ ওখ আৰু কোনজন আটাইতকৈ
চাপৰ হ'ব পাবে বাছি উলিওৱা।

বয়স	শতকৰা হিচাপত সম্পূৰ্ণ উচ্চতা	
	ল'বা	ছোৱালী
৮	৭২	৭৭
৯	৭৫	৮১
১০	৭৮	৮৪
১১	৮১	৮৮
১২	৮৪	৯১
১৩	৮৮	৯৫
১৪	৯২	৯৮
১৫	৯৫	৯৯
১৬	৯৮	৯৯.৫
১৭	৯৯	১০০
১৮	১০০	১০০

সম্পূৰ্ণ উচ্চতা নিৰ্গম (চে. মি.)

$$\frac{\text{বৰ্তমানৰ উচ্চতা (চে. মি.)}}{\text{বৰ্তমান বয়সত সম্পূৰ্ণ উচ্চতাৰ \%}} \times 100$$

(তালিকাত দিয়া অনুযায়ী)


উদাহৰণ -

এজন ৯ বছৰীয়া ল'বাৰ উচ্চতা ১২০ চে. মি।
তেওঁৰ বৃদ্ধিকালৰ অন্তত উচ্চতা হ'ব-

$$\frac{120}{75} \times 100 \text{ চে. মি.} = 160 \text{ চে. মি.}$$

ক্রিয়াকলাপ ১০.২

ক্রিয়াকলাপ ১০.১ র তথ্য ব্যবহার করি এটা লেখ চিত্র প্রস্তুত করা। X অক্ষত বয়স লোৱা আৰু Y অক্ষত শতকৰা হিচাপত উচ্চতা বৃদ্ধিৰ পৰিমাণ লোৱা। লেখ কাগজত তোমাৰ বয়স নির্দিষ্টকৈ দেখুওৱা। তোমাৰ বৰ্তমানৰ উচ্চতা শতকৰা হিচাপত উলিয়াই লোৱা। এতিয়া ভৱিষ্যতে তোমাৰ সম্ভাৱ্য উচ্চতা কিমান হ'ব হিচাপ কৰি নিৰ্ধাৰণ কৰা। চিত্ৰ-১০.১ ত দেখুওৱা লেখখনৰ সৈতে তোমাৰ লেখখন মিলাই চোৱা।



প্ৰথম অৱস্থাত ছোৱালীৰ বৃদ্ধি ল'ৰাতকৈ খৰতকীয়াকৈ হয়; কিন্তু ১৮ বছৰ মান বয়সত উভয়ে সৰোচ উচ্চতা লাভ কৰে। উচ্চতাৰ বৃদ্ধিৰ হাৰ ভিন ভিন ব্যক্তিৰ ক্ষেত্ৰত ভিন ভিন হয়। প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত কিছুমানৰ হঠাতে বৃদ্ধি হয় আৰু তাৰ পাছতে বৃদ্ধিৰ হাৰ ক্ৰমাঘ্ৰয়ে হয়। কিছুমানৰ আকৌ বৃদ্ধিৰ হাৰ ক্ৰমাঘ্ৰয়ে হয়।



মই ওখ যদিও মোৰ মুখমণ্ডল মোৰ
শৰীৰ অনুযায়ী যথেষ্ট ক্ষীণ হোৱাৰ
কাৰণে মই চিন্তিত।

কিশোৰ প্ৰাপ্তি

প্ৰহেলিকা চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। শৰীৰৰ সকলো অংগ-প্ৰত্যঙ্গৰ বৃদ্ধি একে হাৰতে নহয়। কেতিয়াৰা কিশোৰ-কিশোৰীহাঁতৰ হাতৰ বাহু আৰু ভৰি নাইবা হাত আৰু ভৰিৰ পতাৰ বৃদ্ধি শৰীৰৰ অনুপাতে নহৈ অস্বাভাৱিকভাৱে হোৱা দেখা যায়। কিন্তু পাছত অতি কম সময়তে আন অংগ-প্ৰত্যঙ্গৰোৰো বৃদ্ধি হৈ এক সুষম শৰীৰ গঠন কৰে।

তোমালোকে লক্ষ্য কৰিছা যে কিছুমান ব্যক্তিৰ উচ্চতা তেওঁৰ পৰিয়ালৰ আন আন সদস্যৰ উচ্চতাৰ সৈতে মিল দেখা যায়। ইয়াৰ কাৰণ হ'ল উচ্চতাৰ বংশানুক্ৰমিকভাৱে পিতৃ-মাতৃৰ পৰা আহৰণ কৰা জিনৰ ওপৰত নিৰ্ভৰ কৰে। ই যিয়েই নহওক, বৃদ্ধিকালত উপযুক্ত খাদ্য গ্ৰহণ কৰাটো অতিকে প্ৰয়োজনীয়। ইয়ে হাড়, মাংসপেশী আৰু শৰীৰৰ অন্যান্য অংশক বৃদ্ধিৰ হাড়, মাংসপেশী আৰু শৰীৰৰ অন্যান্য অংশক বৃদ্ধিৰ বাবে যথেষ্ট পুষ্টি যোগায়। এই পাঠৰ শেষাংশত কিশোৰ-কিশোৰীসিকলৰ পৰিপুষ্টিৰ আৱশ্যকতা সম্পৰ্কে জানিবলৈ পাৰা।


শাৰীৰিক আকৃতিৰ পৰিৱৰ্তন

নিম্ন শ্ৰেণীত পঢ়ি থকা ল'ৰাবিলাকৰ তুলনাত তোমালোকৰ শ্ৰেণীত পঢ়ি থকা ল'ৰাবোৰ যে কান্ধ আৰু বুকু ডাঙৰ আৰু বহল তাক লক্ষ্য কৰিছানে? ইয়াৰ কাৰণ হ'ল তেওঁলোক প্ৰজননক্ষম বয়স হৈছে বাবেই তেওঁলোকৰ কান্ধৰ আকাৰ ডাঙৰ হৈছে। ছোৱালীৰ ক্ষেত্ৰত কঁকালৰ তলৰ অংশ বহল হ'বলৈ ধৰে। ল'ৰাৰ বেলিকা দেহৰ মাংসপেশীৰেৰ ছোৱালীতকৈ অধিক মোটা আৰু প্ৰকট হৈ পৰে। গতিকে দেখা যায় যে কৈশোৰ অৱস্থাত এই পৰিৱৰ্তনবোৰ ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত বেলেগ বেলেগ।


মাতৰ পৰিৱৰ্তন

তোমালোকে কেতিয়াৰা লক্ষ্য কৰিছানে যে তোমালোকৰ শ্ৰেণীত পঢ়া কিছুমান ল'ৰাৰ মাতবোৰ ডঙা? প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত স্বৰ্যন্ত্ৰৰ আকাৰ বৃদ্ধি হ'বলৈ ধৰে। ল'ৰাৰ ক্ষেত্ৰত স্বৰ্যন্ত্ৰবোৰ ডঙাৰ হয়। ল'ৰাৰ বৰ্দ্ধিত স্বৰ্যন্ত্ৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা যায়। এই অংশক ডিঙিৰ ঘটিকা

বুলি কোরা হয় (চিত্র-১০.২)। কিন্তু ছোরালীর স্বৰ্যন্ত্র সরু হোরা বাবে বাহির পরা ইয়াক দেখা নায়া। সাধাৰণতে ছোরালীৰ মাত উচ্চ স্বৰ হয় আনহাতে ল'বাৰ মাত গন্তীৰ স্বৰ্যুক্ত। কেতিয়াৰা কিশোৰ প্রাপ্তি ল'বাৰ বৰ্দ্ধিত স্বৰ্যন্ত্রৰ পেশীসমূহ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যায় যাৰ বাবে সিহঁতৰ মাত কৰ্কশ হয়। মাতৰ এই অৱস্থা কেইদিনমান বা কেইসপ্তাহমানৰ পাছত স্বাভাৱিক হৈ পৰে।



চিত্র ১০.২ : কিশোৰ এগবাকীৰ ডিঙিব ঘটিকা



ঘৰ্ম আৰু তৈল গ্ৰন্থিৰ বৰ্দ্ধিত ক্ৰিয়া

প্ৰজনন ক্ষমতা প্রাপ্তিৰ সময়ত ঘৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থিৰ নিঃসৰণ বৃদ্ধি পায়। ছালত থকা এই গ্ৰন্থিৰ বৰ্দ্ধিত ক্ৰিয়াৰ

কিছুমান গ্ৰন্থি যেনে- ঘৰ্মগ্ৰন্থি, তৈলগ্ৰন্থি, লালচিগ্ৰন্থি আদিয়ে নলিকাৰ দ্বাৰা বস নিঃসৰণ কৰে। অন্তঃপ্ৰাৰী গ্ৰন্থিয়ে প্ৰত্যক্ষভাৱে হৰম'ন তেজৰ সোঁতত নিঃসৰণ কৰে। সেইবাবে এই গ্ৰন্থিবোৰক নলিকাবিহীন গ্ৰন্থি বুলিও কৰ্য।

বাবে এই সময়ত বহুতো কিশোৰ কিশোৰীৰ মুখমণ্ডলত শালগঠনা ওলায়া।

যৌনাংগৰ বিকাশ

আগৰ অধ্যায়ত দিয়া চিত্র-৯.১ আৰু ৯.৩ লৈ চোৰা, তাৰ মানহৰ যৌনাংগসমূহৰ চিত্র দিয়া আছে। প্ৰজননক্ষম অৱস্থা প্রাপ্তিৰ সময়ত পুংজননাংগসমূহ যেনে লিংগ আৰু অঙ্গাশয়ৰ সম্পূৰ্ণ বিকাশ পায়। অঙ্গাশয়ে শুক্ৰাণু সৃষ্টি কৰিবলৈ ধৰে। ছোরালীৰ ক্ষেত্ৰতো ডিম্বাশয় ডাঙুৰ হয়। আৰু স্ত্ৰী-জননকোষ বা ডিম্বাণু পৈৱেত হয়। ডিম্বাশয়ে পৈৱেত ডিম্বাণু এৰিবলৈ ধৰে।

মানসিক, বৌদ্ধিক আৰু আবেগিক পৰিপৰ্কতা প্রাপ্তি

কিশোৰ কালতে ব্যক্তিৰ চিন্তা-ভাৱনাবো পৰিবৰ্তন সাধন হয়। কিশোৰ-কিশোৰীসকল আগতকৈ স্বতন্ত্ৰ আৰু আত্ম-সচেতন হয়। বৌদ্ধিক বিকাশ হয় আৰু বেছি সময় চিন্তা-ভাৱনাতে ব্যস্ত থাকিবলৈ বিচাৰে। প্ৰকৃততে ব্যক্তিৰ জীৱনৰ এই সময়তেই মস্তিষ্কৰ শিকন ক্ষমতা আটাইতকৈ বেছি হয়। কেতিয়াৰা কোনো কোনো কিশোৰ কিশোৰীয়ে দেহ আৰু মনত হোৱা পৰিবৰ্তনৰ সৈতে নিজকে খাপ খুৱাই ল'বৰ বাবে চেষ্টা কৰি অসুৰক্ষিত অনুভৱ কৰে। কিন্তু এজন কিশোৰ শিকাক হিচাপে তোমালোকে তেনেকুৱা অসুৰক্ষিত অনুভৱ কৰাৰ কোনো কাৰণ নাই। বৃদ্ধিকালত হোৱা পৰিবৰ্তনসমূহ তেনেই স্বাভাৱিক।

১০.৩ গোণ লিংগ বৈশিষ্ট্য :

নৰম অধ্যায়ত তোমালোকে অঙ্গাশয় আৰু ডিম্বাশয়ক প্ৰজনন অংগ হিচাপে জানি আহিছা। এই অংগসমূহে যথাক্রমে শুক্ৰাণু আৰু ডিম্বাণু নামৰ জননকোষ উৎপন্ন কৰে। প্ৰজনন ক্ষমতা প্রাপ্তিৰ সময়ত ছোরালীৰ সুনৰ বিকাশ হয় আৰু ল'বাৰ মুখমণ্ডলত দাঢ়ি আৰু গোঁফ গজে। এই লক্ষণসমূহৰ দ্বাৰা ল'বা আৰু ছোরালীৰ মাজত পাৰ্থক্য নিৰ্দাৰণ কৰিব পাৰি বাবে এই চৰিত্ৰসমূহক গোণ লিংগ

বৈশিষ্ট্য বুলি কোরা হয়। ল'বাৰ বুকু অংশত নোম গজে। ল'বা আৰু ছোৱালীৰ উভয়ৰে বাহুৰ তলত আৰু গুপ্তাংগত নোম গজে।

প্ৰজ্ঞান আৰু প্ৰহেলিকাই উভয়ে প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ এই পৰিৱৰ্তনসমূহক কিছে প্ৰভাৱিত কৰে জানিবলৈ বিচাৰিলে।

কিশোৰ কালত হোৱা এই পৰিৱৰ্তনসমূহ হৰম'নৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। হৰম'নবোৰ কিছুমান বাসায়নিক দ্রব্য। এইবোৰ কিছুমান অন্তঃশ্রাবী প্ৰষ্ঠিৰ নিঃসৰণ। পুঁ হৰম'ন বা টেষ্ট'ষ্টেৰন প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ আৰম্ভণিত অণুশয়ৰ দ্বাৰা নিঃসৰিত হয়। ই ল'বাৰ ক্ষেত্ৰত সকলো পৰিৱৰ্তনৰ কাৰক যিটোৰ বিষয়ে তোমালোকে অলপ আগতে জানিলা; উদাহৰণস্বৰূপে মুখমণ্ডলত দাঢ়ি-গোঁফ গজাৰ কথাকে ক'ব পাৰি। ছোৱালী প্ৰজননক্ষম হোৱাৰ সময়ত ডিস্বাশয়ে স্ত্ৰী-হৰম'ন বা ইষ্ট'জেন নিঃসৰণ কৰে যাৰ ফলত ছোৱালীৰ স্তনৰ বিকাশ হ'বলৈ ধৰে। স্তনত দুঃখ নিঃসৰণ প্ৰষ্ঠি নাইবা স্তনপ্ৰষ্ঠিৰ উদ্ভূত হয়। এই সকলোবোৰ হৰম'নৰ উৎপাদন পিটুইটাৰী প্ৰষ্ঠি নামৰ অন্য এক অন্তঃশ্রাবী প্ৰষ্ঠিৰ নিয়ন্ত্ৰণাধীন।

১০.৪ প্ৰজনন কাৰ্যত হৰম'নৰ ভূমিকা :

অন্তঃশ্রাবী প্ৰষ্ঠিসমূহে দেহৰ তেজ প্ৰৱাহত হৰম'ন এৰি দিয়ে আৰু এই হৰম'নবোৰে তেজৰ সৌঁতৰ দ্বাৰা নিজ নিজ লক্ষ্যস্থান পায়গৈ। লক্ষ্যস্থানে হৰম'নৰ প্ৰতি সঁহাৰি জনায়। দেহত কেইবাটাও অন্তঃশ্রাবী প্ৰষ্ঠি বা নলিকা বিহীন প্ৰষ্ঠি থাকে। অণুশয়ে আৰু ডিস্বাশয়ে যৌন হৰম'ন ক্ষৰণ কৰে। তোমালোকে অলপ আগেয়ে জানি আহিছা যে এই হৰম'নবোৰে পুৰুষ আৰু মহিলাৰ গৌণ যৌন চৰিত্ৰ সমূহ প্ৰকাশ কৰাত ভূমিকা লয়। ইয়াৰ উপৰিও যৌন হৰম'নবোৰ পিটুইটাৰী প্ৰষ্ঠিয়ে নিঃসৰণ কৰা হৰম'নৰ দ্বাৰা নিয়ন্ত্ৰিত হয় (চিৰ-১০.৩)। পিটুইটাৰী

প্ৰষ্ঠিয়ে ভিন ভিন হৰম'ন নিঃসৰণ কৰে। ইয়াৰে এবিধ হৰম'নে ডিস্বাশয়ত ডিস্বাশু আৰু অণুশয়ত শুক্ৰাশু গঠন হোৱাত সহায় কৰে।

পিটুইটাৰী প্ৰষ্ঠিবপৰা ওলোৱা হৰম'নে অণুশয় আৰু ডিস্বাশয়ক উভ্রেজিত কৰি পুৰুষৰ ক্ষেত্ৰত টেষ্ট'ষ্টেৰণ আৰু মহিলাৰ ক্ষেত্ৰত ইষ্ট'জেন হৰম'ন নিঃসৰিত কৰায়।

তেজৰ সৌঁতৰে গৈ শৰীৰৰ অংগ প্ৰত্যঙ্গত প্ৰৱেশ কৰে।

(লক্ষ্যস্থান)

যৌৱন প্ৰাপ্তিৰ আৰম্ভণিতে দৈহিক পৰিৱৰ্তনসমূহক উদ্দীপনা যোগায়।

চিৰ ১০.৩ : প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ আৰম্ভণিত হৰম'নৰ ভূমিকা

প্ৰহেলিকা আৰু প্ৰজ্ঞানে এতিয়া বুজিলে যে প্ৰজনন ক্ষমতা প্ৰাপ্তিয়ে প্ৰজনন কালৰ আৰম্ভণিৰ ইংগিত দিয়ে। এই সময়ৰ পৰাই ব্যক্তিয়ে প্ৰজনন ক্ষমতা প্ৰাপ্ত হয়। কিন্তু তেওঁলোকে জানিব বিচাৰিছে যে যদি প্ৰজনন জীৱনত এবাৰ আৰম্ভ হয় তেনেহ'লে ই অবিৰতভাৱে চলি থাকে নে কিছু কালৰ পাছত শেষ হৈ যায়?

১০.৫ মানবজীবনের প্রজনন পর্যায় :

যেতিয়া কিশোর-কিশোরীর অণুশয় আৰু ডিস্বাশয়ে জননকোষ সৃষ্টি কৰিব পৰা হয় তেতিয়া তেওঁলোকক প্রজননক্ষম হোৱা বুলি কোৱা হয়। মহিলাতকৈ পুৰুষৰ জননকোষৰ সৃষ্টি আৰু ইহাত পৰিপক্ষতা অনাৰ ক্ষমতা দীঘলীয়া।

মহিলাৰ প্রজনন প্রক্ৰিয়া প্রজনন ক্ষমতা প্ৰাপ্তিৰ পৰাই আৰম্ভ হয় (১০ৰ পৰা ১২ বছৰ বয়সত) আৰু ৪৫ৰ পৰা ৫০ বছৰ বয়সলৈ এই প্রক্ৰিয়া সাধাৰণতে চলি থাকে। প্রজনন ক্ষমতা প্ৰাপ্তি অৱস্থা পোৱাৰ লগে লগে ডিস্বাগু পৈগৱত হ'বলৈ ধৰে। ২৮ৰ পৰা ৩০ দিনৰ ভিতৰত একোটা পূৰ্বৰ্থ ডিস্বাগুৰ নিঃসৰণ হয়। এই সময়ত জৰায়ুৰ বেৰ ডাঠ হৈ ডিস্বাগু গ্ৰহণ কৰে যদিহে ডিস্বাগু নিষেচিত হয় আৰু ইয়াৰ বিকাশ আৰম্ভ হয়। ফলত গৰ্ভাবস্থা হয়। যদি ডিস্বাগু নিষেচিত নহয় তেতিয়া ডিস্বাশয়ৰ পৰা ওলোৱা ডিস্বাগু, জৰায়ুৰ ডাঠ আৰৱণ আৰু ৰক্তনলিকাৰে সৈতে বাহিৱলৈ ওলাই আহে। ইয়াৰ ফলত মহিলাৰ ৰক্তক্ষৰণ হয় আৰু ইয়াকেই মাহেকীয়া ঝুতু চক্ৰ (Menstruation) বোলে। ২৮ৰ পৰা ৩০ দিনৰ ভিতৰত এবাৰ মাহেকীয়া ঝুতু চক্ৰ হয়। প্ৰথম ঝুতু স্নান প্রজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত হয় আৰু ইয়াক পুষ্পিতা হোৱা বুলি কয়। ৪৫ৰ পৰা ৫০ বছৰ বয়সত মাহেকীয়া ঝুতু চক্ৰ বন্ধ হয় আৰু ইয়াক ৰজোনিব্ৰতি (menopause) বোলে। আৰম্ভণিতে মাহেকীয়া ঝুতু চক্ৰ অনিয়মীয়া হয়। পাছলৈ নিয়মীয়াকৈ হয়।



প্ৰহেলিকাই কৈছে যে মহিলাৰ
প্রজনন ক্ষমতা পুষ্পিতা হোৱাৰ
পৰা ৰজোনিব্ৰতিলৈকে
চলি থাকে। তাই শুন্দৰকৈ
কৈছেনে?

মাহেকীয়া ঝুতু চক্ৰ হৰম'নৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এই চক্ৰই সামৰি লোৱা কথা কেইটা হ'ল- ডিস্বাগুৰ পৰিপক্ষতা, ইয়াৰ মুক্তকৰণ, জৰায়ুত ডাঠ আৰৱণৰ গঠন আৰু গৰ্ভাবস্থা নহ'লৈ ইহাত বহিৰ্গমন। যদি ডিস্বাগু নিষিক্ত হয় তেতিয়াহ'লৈ ই বিভাজিত হৈ জৰায়ুত থিতাপি লয় যিটো ইতিমধ্যে তোমালোকে ৯ নং অধ্যায়ত পাই আছিছে (চিৰ-৯.৮)।

১০.৬ কেঁচুৰাৰ লিংগ কেনেকৈ নিৰ্গ্ৰ কৰা হয় :




মা আৰু খুৰীয়ে খুৰীহাঁতৰ ছোৱালী
জনীৰ কেঁচুৰাৰ জন্মৰ বিষয়ে কথা পতা
মই শুনিছিলোঁ। তেওঁলোকে কেঁচুৰাটো
ল'ৰা নে ছোৱালী হ'ব সেই বিষয়ে
আলোচনা কৰি আছিল। মই আচৰিত
হৈছিলোঁ নিষিক্ত হোৱা ডিস্বাগুটো
কেনেকৈ এটি ল'ৰা নাইবা ছোৱালীলৈ
বিকশিত হ'ব পাৰে!

ল'ৰা নে ছোৱালী ?

নিষিক্ত ডিস্বাগু বা যোজন কোষেই কেঁচুৰাটোৰ লিংগ কি হ'ব সেইটোৰ সংকেত দিয়ে। নিষিক্ত ডিস্বাগুৰ ভিতৰত থকা সূতাৰ নিচিনা আৰু তিযুক্ত ক্ৰম'জ'মত এই সংকেতবোৰ থাকে। তাতেই এই নিৰ্দেশনা দিয়া থাকে। ৮ম অধ্যায়ৰ কথা মনলৈ আনা। প্ৰত্যেক কোষৰ কোষকেন্দ্ৰত এই ক্ৰম'জ'মবোৰ থাকে। মানুহৰ দেহৰ প্ৰতিটো কোষৰ কোষকেন্দ্ৰত ২৩ যোৰ ক্ৰম'জ'ম থাকে। ইয়াৰে এযোৰ ক্ৰম'জ'মক X আৰু Y বা যৌন ক্ৰম'জ'ম বুলি নামকৰণ কৰা হৈছে। মহিলাৰ ক্ষেত্ৰত দুডাল X ক্ৰম'জ'ম থাকে আৰু পুৰুষৰ ক্ষেত্ৰত এডাল X আৰু এডাল Y, মুঠতে দুডাল ক্ৰম'জ'ম থাকে। জননকোষবোৰত (ডিস্বাগু আৰু শুক্ৰণু) মাত্ৰ এযোৰ ক্ৰম'জ'ম থাকে। নিষিক্ত নোহোৱা ডিস্বাগুত মাত্ৰ এডাল X ক্ৰম'জ'ম থাকে কিষ্ট

শুক্রপুরিলাকত দুই প্রকারের ক্রমজ়মেই থাকে। এবিধ
X ক্রমজ়ম আৰু অন্যবিধ Y ক্রমজ়ম।

১০.৪ নং চিত্ৰলৈ মন কৰা। যেতিয়া 'X' ক্রমজ়ম
যুক্ত এটা শুক্রপুরে তিখশুক নিষিঙ্গ কৰে তেতিয়া তাৰ
পৰা সৃষ্টি হোৱা যোজন কোষটোত দুভাল X ক্রমজ়ম
থাকিব আৰু ইয়ে এটী কলা সন্তানটৈ বিকশিত হ'ব। যদি
শুক্রপুরে Y ক্রমজ়মযুক্ত হৈ তিখশুক নিষিঙ্গ কৰে
তেতিয়া তাৰ পৰা সৃষ্টি হোৱা যোজন কোষটোত দুভাল
ক্রমজ়ম ক্রমে Y আৰু X থাকিব আৰু ই এটী ল'বা
সন্তানটৈ বিকশিত হ'ব।



চিত্ৰ ১০.৪ : মানুহৰ লিংগ নিৰ্গ঱্গ


এতিয়া তোমালোকে বুজিলা যে পিতৃৰ ঘৌণ
ক্রমজ়মে ভৱিষ্যতৰ শিশুৰ লিংগ নিৰ্গ঱্গ কৰে। মাতৃয়েহে
শিশুৰ লিংগ নিৰ্গ঱্গনত ভূমিকা লয় বুলি থকা বিশ্বাস
কেতিয়াও যুক্তি সংগত নহয় আৰু ই এটা সম্পূৰ্ণ ভুল
ধাৰণা।

১০.৭ ঘৌণ হৰমনৰ বাহিৰেও থকা অন্য হৰমনসমূহ :

পুনৰ ১০.৩ নং চিত্ৰলৈ মন কৰা। পিটুইটাৰী গ্ৰাণ্ডিয়ে
নিঃসৰণ কৰা হৰমনে অণ্ডাশয় আৰু ডিম্বাশয়ক

উৎসেজিত কৰি হৰমন কৰণ কৰায়। ইতিমধ্যে তোমালোকে
জনি আহিছা যে পিটুইটাৰী গ্ৰাণ্ডিয়ে এবিধ অন্তঃস্নাবী গ্ৰাণ্ডিয়ে
ই মগজুৰ লগত সংলগ্ন হৈ থাকে।

পিটুইটাৰী, অণ্ডাশয় আৰু ডিম্বাশয়ৰ উপৰিও
দেহত আন কিছুমান অন্তঃস্নাবী গ্ৰাণ্ডিয়ে আছে, সেইবোৰ
হ'ল- থাইৰইড গ্ৰাণ্ডিয়ে, অণ্ডাশয় গ্ৰাণ্ডিয়ে আৰু এড্ৰিনেল গ্ৰাণ্ডিয়ে
(চিত্ৰ-১০.৫)।



চিত্ৰ ১০.৫ : মানৰ দেহত থকা অন্তঃস্নাবী গ্ৰাণ্ডিয়েৰ স্থান
দেখুওৱা হৈছে

প্ৰজ্ঞান আৰু প্ৰহেলিকা এবাৰ তেওঁলোকৰ ডাক্তাৰ
মাহীয়েকৰ ঘৰলৈ গৈছিল আৰু তাত কাকু নামৰ এটি
ল'বাৰ ডাঙৰকৈ ফুলি উঠা ডিঙিটো দেখিছিল।
তেওঁলোকৰ মাহীয়েকে কাকুৰ থাইৰইড গ্ৰাণ্ডিয়েৰ পৰা উত্তৰ
হোৱা গৰল (goitre) ৰোগত ভুগি থকা বুলি কৈছিল।

কাকার থাইরাইড প্রিয়ে থাইরাস্কিন হৰমন প্রস্তুত কৰিব নোৱাৰিছিল। তেওঁলোকৰ মহাকেও অগ্ন্যাশয় প্রিয়ে প্ৰয়োজন হোৱা অনুযায়ী ইনচুলিন হৰমন প্রস্তুত কৰিব নোৱাৰাৰ ফলত মধুমেহ ৰোগত ভুগি আছে বুলি মাহীয়েকে কৈছিল। প্ৰজন আৰু প্ৰহেলিকাই তেওঁলোকৰ মাহীয়েকৰ ক্লিনিকৰ বেৰত আঁৰি থোৱা তালিকা এখন দেখি এড্রিনেল প্রিয়ে কথাও সুধিছিল। মাহীয়েকে এড্রিনেল প্রিয়ে নিঃসৰণ কৰা হৰমনে সুষমভাৱে প্ৰৱাহিত বৰ্ক্ষত লৱণৰ ভাৰসাম্যতা বজাই ৰাখে বুলি তেওঁলোকক কৈছিল। এড্রিনেলে ‘এড্রিনেলিন’ নামৰ এবিধ হৰমনো নিঃসৰণ কৰে। এই হৰমনে বিশেষকৈ মানুহ যেতিয়া খঙাল, উন্ডেজিত বা ব্যগ্র হৈ পৰে, তেতিয়া দেহত সমতা স্থাপনত সহায় কৰে।

পিটুইটাৰী প্রিয়ে পৰা পোৱা হৰমনৰ নিৰ্দেশ অনুসৰিহে থাইরাইড আৰু এড্রিনেল প্রিয়ে হৰমন নিঃসৰণ কৰে। পিটুইটাৰী প্রিয়ে বৃদ্ধি হৰমনো (Growth hormone) নিঃসৰণ কৰে আৰু এই হৰমনে ব্যক্তিৰ স্বাভাৱিক বৃদ্ধিত সহায় কৰে।



অন্য প্ৰাণীৰ দেহতো হৰমন থাকেনে?
এইবোৰে প্ৰজনন কাৰ্যত কিবা ভূমিকা
প্ৰহণ কৰেনে?

১০.৮ পতংগ আৰু ভেকুলীৰ জীৱন বুৰঞ্জীত হৰমনৰ ভূমিকা :

তোমালোকে ইতিমধ্যে পাট চকৰি আৰু ভেকুলীৰ জীৱন বুৰঞ্জীৰ বিষয়ে জানি আহিছা। পলুৱে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি এটা পূৰ্ণাংগ চকৰি বা পথিলালৈ ক্ষপান্তৰিত হয়। সপ্তম শ্ৰেণীত পঢ়ি অহা পাট চকৰিৰ জীৱন বুৰঞ্জীৰ বিষয়ে মনত পেলোৱা। ঠিক তেনদেৰে লালুকীয়ে কেইটামান পৰ্যায় অতিক্ৰম কৰি এটা ভেকুলীলৈ ক্ষপান্তৰিত হয় (অধ্যায়-৯)। লালুকী বা পলু অৱস্থাৰপৰা পূৰ্ণাংগপ্ৰাপ্ত হোৱালৈকে এই পৰিৱৰ্তনসমূহক একেলগে

ক্ষপান্তৰণ (metamorphosis) বুলি কোৱা হয় (চিৰ-৯.১০)।

পতংগৰ ক্ষপান্তৰণ প্ৰক্ৰিয়াটো পতংগ হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। ভেকুলীৰ ক্ষেত্ৰত থাইৰাইড প্রিয়ে নিঃসৰণ কৰা থাইৰাস্কিন হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। থাইৰাস্কিন উৎপাদনৰ বাবে পানীত আয়ৰ্ডিনৰ দৰকাৰ। যি পানীত আয়ৰ্ডিনৰ নিৰ্দিষ্ট পৰিমাণ নাথাকে সেই পানীত লালুকী পূৰ্ণাংগ ভেকুলীলৈ ক্ষপান্তৰ নহয়।



যদি মানুহেও খাদ্যত প্ৰচুৰ পৰিমাণে
প্ৰয়োজনীয় আয়ৰ্ডিনৰ যোগান নাপায়
তেতিয়া তেওঁলোকে থাইৰাস্কিন
হৰমনৰ অভাৱৰ বাবে গৱল ৰোগত
ভুগিব পাৰে নেকি?

ক্ৰিয়াকলাপ ১০.৩

আলোচনী আৰু চিকিৎসকৰ পৰা আয়ৰ্ডিন যুক্ত লৱণ সেৱন কৰাৰ গুৰুত্ব সম্বলিত তথ্য সংগ্ৰহ কৰা আৰু এটি টোকা প্রস্তুত কৰা। এই তথ্য সমূহ ইন্টাৰনেটৰ যোগেদিও চাব পাৰা।

১০.৯ প্ৰজনন স্বাস্থ্য :

শাৰীৰিক আৰু ঘানসিক সুস্থতাকে ব্যক্তিৰ স্বাস্থ্য বুলি কোৱা হয়। স্বাস্থ্য ভালে ৰখাৰ উদ্দেশ্যে সকলোৱে সকলো ৰায়সতে সুষম আহাৰ খাব লাগে। সকলো মানুহে ব্যক্তিগত চাফ-চিকুণতা আৰু যথেষ্ট পৰিমাণৰ শাৰীৰিক ব্যায়াম সুস্থ হৈ থাকিবৰ বাবে কৰা দৰকাৰ।

কিশোৰকালত শৰীৰৰ বৃদ্ধি অবিৰতভাৱে চলি থকাৰ বাবে এইবোৰ নিতান্তই প্ৰয়োজন।

কিশোৰ-কিশোৰীৰ পৰিপুষ্টিৰ প্ৰয়োজনীয়তা
কিশোৰ কালত দেহৰ দ্রুত বৃদ্ধি আৰু বিকাশ আটাইতকৈ বেছি হয়। সেয়েহে কিশোৰ-কিশোৰীৰ খাদ্য তালিকা অতি

সারধানতাৰে কৰিব লাগে। তোমালোকে ইতিমধ্যে সুষম আহাৰ সম্পর্কে জানি আহিছা। সুষম আহাৰে খাদ্যত নিৰ্দিষ্ট অনুপাতত থকা প্ৰটিন, কাৰ্ব'হাইড্ৰেট, চৰ্বী আৰু ভিটামিনক সামৰি লয়। এই বিষয়ে তোমালোকে মনত পেলোৱাচোন। ভাৰতীয় সুষম খাদ্য তালিকাত বিশেষকৈ ঝটি/ভাত, দাইল আৰু শাক-পাচলিয়েই প্ৰধান। গাখীৰো এবিধ সুষম খাদ্য। ফল-মূলেও পুষ্টি যোগায়। কেঁচুৱাৰ বাবে মাত্ৰনুগঠিত সিহ্তত আৱশ্যকীয় পুষ্টিৰ যোগান ধৰে।

লোৱে তেজ গঠন কৰে আৰু লোযুক্ত খাদ্য যেনে- সতেজ শাক-পাচলি, গুড়, মাংস, নেমু, কমলা, আমলথি আদি কিশোৰ-কিশোৰীসকলৰ বাবে অতি উন্নতম।

তোমালোকৰ ৰাতি আৰু দুপৰীয়াৰ খাদ্য তালিকাত এই খাদ্যবোৰ আছেনে নাই বিচাৰ কৰি চোৱা। খাদ্য সুষম আৰু পুষ্টিকৰ হয়নে? খাদ্য তালিকাত ঝটি, ভাত যিয়ে শক্তিৰ যোগান ধৰে আৰু প্ৰটিন সমৃদ্ধ খাদ্য যেনে- গাখীৰ, মাংস, বাদাম আৰু বীন, মটৰ আদি আছেনে যিয়ে দেহৰ শ্ৰীবৃদ্ধিৰ সহায় কৰে? চৰ্বী আৰু শৰ্কৰা আছেনে যিয়ে শক্তি দিয়ে? দেহৰ বক্ষণাবেক্ষণৰ বাবে ফল-মূল আৰু শাক-পাচলিৰ ব্যৱস্থা আছেনে? চিপচআৰু স্নেকচ খাৰলৈ সোৱাদ যদিও ই নিয়মীয়া আহাৰৰ লেখীয়া পুষ্টিকাৰক নহয় আৰু সেয়েহে এইবোৰক নিয়মীয়া আহাৰৰ সলনি খাৰ নালাগে।

ক্ৰিয়াকলাপ ১০.৮

তোমাৰ বন্ধুবোৰৰ সৈতে এটি দল গঠন কৰা। ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ তালিকাত আগদিনা কি কি খাদ্য আছিল লিখি উলিওৱা। উপযুক্ত বৃদ্ধিৰ বাবে কোনবোৰ খাদ্যৰ প্ৰয়োজন চিনাক্ত কৰা। আগদিনা কি কি পুষ্টিহীন (junk) খাদ্য খাইছিলা তাকো চিনাক্ত কৰা।

ক্ৰিয়াকলাপ ১০.৫

১০.৬ নং চিত্ৰৰ পৰা ধাৰণা কৰা। শ্ৰেণীত তালিকা আৰু পষ্ঠাৰ তৈয়াৰ কৰা আৰু কিশোৰ কিশোৰীৰ বাবে আহাৰৰ সচেতনতা বৃদ্ধি কৰা। তোমালোকে সৃজনীমূলক ধাৰণা লোৱা আৰু বিজ্ঞাপন প্ৰদৰ্শন কৰা। এই বিষয়ৰ ওপৰত তোমালোকে এখন প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব পাৰা।



মাংস



শাক-পাচলি



ফল-মূল



গাখীৰ আৰু
কণী



ধানজাতীয় শস্য

চিত্ৰ ১০.৬ : পুষ্টিকৰ খাদ্যৰ তালিকা

ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা

প্ৰত্যেকে দৈনিক এবাৰ গা-ধোৱা উচিত। বিশেষকৈ কিশোৰ-কিশোৰীসকলৰ বাবে ই অতি প্ৰয়োজনীয় কিয়নো ঘৰ্মগ্ৰাহণৰ বৰ্দ্ধিত ক্ৰিয়া কলাপৰ ফলত দেহত দুৰ্গন্ধ ওলায়। শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যঙ্গসমূহ দৈনিক ভালদৰে ধূৰ আৰু পৰিষ্কাৰ কৰিব লাগে। যদি শৰীৰটো পৰিষ্কাৰকৈ ৰখা নহয় তেতিয়া বেঞ্চেৰিয়াৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। ছোৱালীবোৰে মাহেকীয়া ধূতু চক্ৰৰ সময়ত বিশেষভাৱে

পরিষ্কার-পরিচ্ছন্ন হৈ থাকিব লাগে। মাহেকীয়া খাতু চক্রব প্রতি সচেতন থাকি মাহেকীয়া আবস্থ হোৱাৰ আগতে প্রস্তুত হ'ব লাগে।

শাৰীৰিক অনুশীলন

মুকলি বায়ুমণ্ডলত খোজকড়া আৰু খেলাটো স্বাস্থ্য আৰু শৰীৰৰ বাবে ভাল। সকলো যুৱক-যুৱতীয়ে খোজকড়া, অনুশীলন বা ব্যায়াম কৰা আৰু বহিঃ খেল খেলা উচিত।

অঙ্গবিশ্বাস, ধৰ্মীয় নিষেধাজ্ঞা, কৰণীয় আৰু অকৰণীয় তোমালোকে অধ্যায় ৯ আৰু এই অধ্যায়ৰ পৰা মানুভৰ প্ৰজননৰ লগত জড়িত বিজ্ঞান ভিত্তিক কথাবোৰৰ বিষয়ে জানিলা। এজন জনা বুজা কিশোৰ হিচাপে তোমালোকে প্ৰচলিতে কিছুমান ভুল ধাৰণা নাইকীয়া কৰিব পাৰিবা। উদাহৰণ স্বকাপে কিশোৰ-কিশোৰী সকলৰ শাৰীৰিক পৰিৱৰ্তন সম্পর্কে থকা কিছুমান অঙ্গবিশ্বাস আৰু ধৰ্মীয় নিষেধাজ্ঞা। ইয়াৰ কিছুমান তলত দিয়া হ'ল। সেইবিলাক যে অঙ্গবিশ্বাস আৰু তাৰ কোনো সত্যতা নাই সেই সম্পর্কে তোমালোকে এতিয়া যুক্তি দিব পাৰা-

- ১। মাহেকীয়া খাতু চক্রব সময়ত যদি কোনো ছোৱালীয়ে ল'বালৈ চায় তেতিয়া তেওঁ সন্তান সন্তুষ্ট হ'ব।
- ২। সন্তানৰ লিংগ নিৰ্ণয়ত মাতৃ দায়ী।
- ৩। মাহেকীয়া খাতু চক্রব সময়ত ছোৱালীক বাস্তুনী ঘৰত কাম কৰিবলৈ দিয়া উচিত নহয়।

তোমালোকে আৰু অনেক এনে অঙ্গবিশ্বাস আৰু ধৰ্মীয় নিষেধাজ্ঞা সম্পর্কে জানি আহিছ। সেইবোৰ বাদ দিবলৈ চেষ্টা কৰা।

ক্ৰিয়াকলাপ ১০.৬

তোমাৰ শ্ৰেণীৰ কিমানজন সহপাঠীৱে নিৱাসীয়াৰে ব্যায়াম/ শৰীৰ চৰ্চা কৰে আৰু কিমানজনে নিৱাসীয়াৰে নকৰে তথ্য সংগ্ৰহ কৰা। তেওঁলোকৰ স্বাস্থ্য আৰু দক্ষতাৰ ক্ষেত্ৰত কিবা পাৰ্থক্য দেখিছানে? নিৱাসী ব্যায়াম কৰাৰ বিষয়ে এটি প্ৰতিবেদন প্রস্তুত কৰা।

নিচাবুক্ত দ্রব্যক “না” কোৰা

কিশোৰ কাল হ'ল দেহ আৰু মনৰ প্ৰচুৰ কামৰ সহ এইয়া দ্বাৰাৰিক বিকাশৰ অংশ। সেইবাবে তোমালোকে কোনো কথাতে বিদ্রোহ নহ'বা নাইবা অসুৰক্ষিত অনুভৰ নকৰিবা। নিচাবুক্ত দ্রব্যই বিবাদ দূৰ কৰে বুলি দিব কোনোবাই তোমালোকক কৰা তেতিয়া তোমালোকে তাৰ মানি নলবা যি পৰ্যন্ত চিকিৎসকে তেনে কৰিবলৈ প্ৰয়োৰ নিদিয়ে। নিচাবুক্ত দ্রব্যবোৰ এবিধ নিচ। তোমালোকে এবং আসন্দ হ'লে তাক পুনৰ বিচাৰিবা। এইবোৰ শৰীৰৰ ব্যৱহাৰ যথেষ্ট ক্ষতিকাৰক। ইয়াৰ পৰা স্বাস্থ্য বিনাশ হ'ব আৰু জীৱনৰ সকলোবোৰ আনন্দ হৈবাই যাব।

তোমালোকে এবিধ ভয়ানক ভাইবাছ এইছ, আই,ভিৱে সৃষ্টি কৰা এইডছ বোগৰ নাম শুনিছ। এই ভাইবাছবিধ এজন নিৰোগী ব্যক্তিলৈ এজন আক্ৰান্ত ব্যক্তিদি পৰা একেটা বেজীৰে নিচাবুক্ত দ্রব্য ললে বিয়পিব পাৰে। এইডছ আক্ৰান্ত মাতৃৰ দুৰ্দশ পান কৰিলোও তেওঁৰ সন্তুষ্ট এই বোগত আক্ৰান্ত হয়। এইছ,আই,ভিৱে দ্বাৰা আক্ৰান্ত ব্যক্তিব সেতে যৌন সন্তোগ কৰিলোও এই ভাইবাছ বিয়পিব পাৰে।

কিশোৰ কালত গৰ্ভধাৰণ

তোমালোকে সন্তুষ্ট জানা যে আমাৰ দেশত বিধিসন্মত ছোৱালীৰ বিয়াৰ বয়স ১৮ বছৰ আৰু ল'বাৰ ক্ষেত্ৰত প্রস্তুত নহয়। কম বয়সত বিয়া পতা আৰু মাতৃ হোৱাটো মাক আৰু সন্তানৰ স্বাস্থ্যৰ বাবে হানিকাৰক। ইয়ে কিশোৰী গবাকীৰ নিয়োগৰ সুবিধা হুস কৰাৰ লগতে মানসিক কষ্টৰো কাৰণ হ'ব পাৰে যিহেতু তেওঁ মাতৃৰ বোজা লোৱাৰ বাবে সাজু নাথাকে।

মূল শব্দ

ডিডির ঘটিকা
(Adam's apple)

কিশোর কাল / অরস্তা
(Adolescence)

এড্রেনেলিন (Adrenalin)

সুষম আহাৰ (Balanced diet)

অন্তঃশ্রারী গ্রহি
(Endocrine glands)

ইষ্ট্ৰজেন (Estrogen)

হৰম'ন (Hormones)

ইনচুলিন (Insulin)

পিটুইটারী গ্রহি
(Pituitary gland)

যৌৱন প্রাপ্তি (Puberty)

প্ৰজনন স্বাস্থ্য
(Reproductive health)

গৌণ লিংগ/বৈশিষ্ট্য
(Secondary sexual characters)

যৌন ক্রম'জ'ম
(Sex chromosomes)

লক্ষ্যস্থান (Target site)

টেষ্ট'স্টেৰেন (Testosterone)

থাই'র'ক্সিন (Thyroxine)

স্বৰ্যন্ত্র (Voice box)

তোমালোকে কি শিকিলা

- ১) যৌৱন প্রাপ্তিৰ পাছতহে মানুষৰ প্ৰজনন সক্ষমতা আছে। ১১ ৰ পৰা ১৯ বছৰৰ সকলো ল'বা-ছোৱালীকে কিশোৰ-কিশোৰী বুলি কোৱা হয়।
- ২) যৌৱন প্রাপ্তিৰ আৰম্ভণিৰ লগে লগে প্ৰজনন অংগৰ বিকাশ আৰম্ভ হয়। শৰীৰৰ বিভিন্ন অংশত নোম গজিবলৈ ধৰে। ছোৱালীৰ স্তনৰ বিকাশ হ'বলৈ ধৰে আৰু ল'বাৰ মুখমণ্ডলত দাঢ়ি গোঁফ গজে। স্বৰ্যন্ত্রৰ বৃদ্ধিৰ বাবে ল'বাৰ মাত কৰ্কশ হয়।
- ৩) কিশোৰ কালত ল'বা-ছোৱালীবোৰ ওখ হয়।
- ৪) যৌৱন প্রাপ্তি আৰু প্ৰজনন অংগৰ পৈণ্ঠত অৱস্থা প্রাপ্তি হৰম'নে নিয়ন্ত্ৰণ কৰে।
- ৫) হৰম'নবোৰ অন্তঃশ্রারী গ্রহিৰ পৰা নিঃসৰণ হৈ পোনে পোনে তেজৰ সোঁতত মিলি যায়।
- ৬) পিটুইটারী গ্রহিৰে বৃদ্ধি হৰম'ন আৰু অন্যান্য হৰম'ন নিঃসৰণ কৰে যিবিলাক এড্রেনেল, থাই'র'ইড, ডিস্বাশয় আৰু অগ্নাশয়ৰ পৰা হৰম'ন নিঃসৰণ কৰায়। অগ্ন্যাশয়ে ইনচুলিন, থাই'র'ইডে থাই'র'ক্সিন আৰু এড্রেনেল গ্রহিৰে এড্রেনেলিন হৰম'ন নিঃসৰণ কৰে।
- ৭) পুৰুষে টেষ্ট'স্টেৰেন আৰু মহিলাই ইষ্ট্ৰজেন হৰম'ন নিঃসৰণ কৰে। মহিলাৰ জৰায়ুৰ বেৰ নিষিক্ত ডিস্বাগুৰ বিকাশৰ বাবে সাজু হৈ উঠে। যদি ডিস্বাগু নিষিক্ত নহয় তেতিয়া জৰায়ুৰ আভ্যন্তৰীণ ডাঠ বেৰ ভাঙি যায় আৰু তেজেৰে সৈতে ডিস্বাগুটো বাহিৰ ওলাই আছে। ইয়াকে মাহেকীয়া ঝতু হোৱা বুলি কয়।
- ৮) সত্তানৰ লিংগ XX আৰু XY যুক্ত যোজন কোষৰ ওপৰত নিৰ্ভৰ কৰে।
- ৯) কিশোৰ কালত সুষম খাদ্য গ্ৰহণ আৰু ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্ক্ষা কৰাটো অতি প্ৰয়োজনীয়।

- 1) ଅନ୍ତଃଶ୍ରାବୀ ପ୍ରଥିଯେ ଦେହର ପରିବର୍ତ୍ତନର ବାବେ ନିଃସରଗ କରା ପଦାର୍ଥସମ୍ମହକ କି ନାମେରେ ନାମକରଣ କରାଛେ।
- 2) କୈଶୋର କାଳ କାକ ବୋଲେ ?
- 3) ମାହେକୀଯା ଝାତୁ ଚକ୍ର କି ? ବ୍ୟାଖ୍ୟା କରା।
- 4) ଯୌରନ ପ୍ରାଣ୍ତିର ସମୟରେ ହୋଇଥାଏ ଦେହର ପରିବର୍ତ୍ତନସମ୍ମହକ ତାଲିକା କରା।
- 5) ଅନ୍ତଃଶ୍ରାବୀ ପ୍ରଥିସମ୍ମହ ଆକୁ ନିଃସରଗ କରା ହରମନ ନାମର ଏଥନ ତାଲିକା ଦୁଟା ସ୍ତରତ ପ୍ରକ୍ରିୟା କରା।
- 6) ଯୌନ ହରମନ କି ? ମେଇବୋରକ କିମ୍ ଏନେ ନାମ ଦିଯା ହିଲ ? ମେଇ ହରମନବୋରର କାର୍ଯ୍ୟର ବର୍ଣ୍ଣା ଦିଯା।
- 7) ଉପ୍ୟକ୍ତ ଉକ୍ତିଟୋ ବାହି ଉଲିଓରା ।

(କ) କିଶୋର-କିଶୋରୀସକଳ ଆହାର ସମ୍ପର୍କେ ସଚେତନ ହୋଇଥାଏ ଉଚିତ, କିମ୍ବା

- i) ଉପ୍ୟକ୍ତ ଖାଦ୍ୟଟି ମଗଜୁର ବିକାଶରେ ସହାୟ କରେ ।
- ii) ଶ୍ରୀଵିତ ହେ ଥକା ଦ୍ରୁତ ବୃଦ୍ଧିର ବାବେ ଉପ୍ୟକ୍ତ ଆହାରର ପ୍ରୟୋଜନ ।
- iii) କିଶୋର-କିଶୋରୀସକଳର ସଦାୟ ଭୋକ ବେଛି ।
- iv) କିଶୋର-କିଶୋରୀସକଳର ସ୍ଵାଦମୁକୁଳ ଅଧିକ ସଂକ୍ରିୟ ।

(ଖ) ମହିଳାର ପ୍ରଜନନର ବୟସ ଆବଶ୍ୟକ ହେଉଥିଲା

- i) ଯେତିଆ ମାହେକୀଯା ଝାତୁ ଚକ୍ର ଆବଶ୍ୟକ ହେଉ ।
- ii) ଯେତିଆ ସ୍ତନର ବିକାଶ ହେଉ ।
- iii) ଯେତିଆ ଦେହର ଓଜନ ବାଢ଼େ ।
- iv) ଯେତିଆ ଓଖ ହେଉ ।

(ଗ) କିଶୋର-କିଶୋରୀର ଯଥୋପ୍ୟକ୍ତ ଆହାର ସାମଗ୍ରୀ ହିଲ

- i) ଚିପ୍ଚ, ଚାଓମିନ, କକ୍
- ii) ଝଟି, ଦାଇଲ, ଶାକ-ପାଚଲି
- iii) ଭାତ, ଚାଓମିନ, ବାର୍ଗାର
- iv) ଶାକ-ପାଚଲି ଯୁକ୍ତ କଟଲେଟ, ଚିପ୍ଚ ଆକୁ ନେମୁର ରସ ।

ସ) ଚମୁଟୋକା ଲିଖା—

- (କ) ଡିଡ଼ିର ଘଟିକା
- (ଖ) ଗୌଣ ଲିଂଗ ଚରିତ୍ର
- (ଗ) ଜନ୍ମପୂର୍ବକ ଲିଂଗ ନିର୍ଣ୍ଣୟ


৯) শব্দ-শৃঙ্খল পূর করা-

হিয়কে -

- (১) এড্রিনেল প্রস্তিয়ে নিঃসরণ করা হৰমন
- (২) স্ট্রী-হৰমন
- (৩) এবিধ নলিকাযুক্ত প্রস্তি
- (৪) অন্তঃস্মারী প্রস্তিয়ে নিঃসরণ করা দ্রব্য
- (৫) ইনচুলিন হৰমনৰ অভাৱত হোৱা ৰোগ
- (৬) সুষম আহাৰত থকা এবিধ উপাদান


পথালিকে -

- (২) অগ্ন্যাশয় প্রস্তিয়ে নিঃসরণ কৰা হৰমন
- (৩) ল'ৰাৰ বৰ্দ্ধিত স্বৰ্যন্ত্ৰ বৃদ্ধিৰ বাবে শ্ৰীৰা
অপ্তলৰ বাহিৰলৈ বাঢ়ি অহা এটা অংশ
- (৫) উপযুক্ত অনুপাতত প্ৰটিন,
কাৰ্বোহাইড্ৰেট, চৰী আৰু ভিটামিন থকা
আহাৰ
- (৮) মগজুৰ লগত সংলগ্ন থকা এবিধ প্রস্তি
যিয়ে হৰমন নিঃসৱণ কৰে



১০) তলৰ তালিকাত ল'বা আৰু ছোৱালীৰ বয়স অনুসৰি দেহৰ উচ্চতাৰ তথ্য দিয়া হৈছে। উচ্চতা আৰু বয়স অনুসৰি উভয়ৰে একেখন লেখ কাগজতে প্ৰাফ প্ৰস্তুত কৰা। এই প্ৰাফৰ পৰা তোমালোকে কি সিদ্ধান্ত ল'বা?

বয়স (বছৰ)	উচ্চতা (চে.মি.)	
	ল'বা	ছোৱালী
০	৫৩	৫৩
৮	৯৬	৯২
৮	১১৮	১১০
১২	১২৯	১৩৩
১৬	১৫০	১৫০
২০	১৭৩	১৬৫



বিস্তাৰিত শিকন — ক্ৰিয়াকলাপ আৰু প্ৰকল্প

- ১) তোমাৰ অগ্ৰজ আত্মীয়ৰ পৰা বাল্য বিবাহ সম্পর্কে তেওঁলোকৰ বিধিগত সচেতনতাৰ বিষয়ে জানি লোৱা। তোমালোকে নিজেও এই সম্পর্কে ইণ্টাৰনেট, শিক্ষক-শিক্ষিয়ত্বী, পিতৃ-মাতৃ আৰু চিকিৎসকৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰা। বাল্য বিবাহ যে দম্পতীৰ বাবে ক্ষতিকাৰক তাৰ ওপৰত ২ মিনিটৰ এটি বক্তৃত্ব লিখা।
- ২) HIV/AIDS ৰ তথ্য বাতৰি কাকত আৰু আলোচনীৰ পৰা সংগ্ৰহ কৰা। ১৫ বৰ্ষৰ পৰা ২০ টা বাক্যৰ ভিতৰত HIV/AIDS ৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
- ৩) লোক-পিয়লমতে আমাৰ দেশত ১০০০ পুৰুষৰ বিপৰীতে ৮৮২ যুৱতী কিশোৰী আছে। বিচাৰ কৰি চোৱা।
 - (ক) এই নিম্ন অনুপাত সম্পর্কে সমাজৰ সচেতনতা কেনেকুৰা? তোমালোকে মনত ৰখা উচিত যে ল'বা বা ছোৱালী জন্ম হোৱাৰ সন্তানৰনা সমান।
 - (খ) ভৱন লিংগ নিৰ্ণয় কৰা পদ্ধতিটো কি আৰু ই কিমান দূৰ উপকাৰী? ভাৰতবৰ্ষত শিশুৰ জন্মপূৰ্ব লিংগ নিৰ্ণয় কৰা পদ্ধতি কিয় বন্ধ কৰা হ'ল?
- ৪) তোমালোকৰ নিজস্ব অভিজ্ঞতাৰ ভিত্তিত প্ৰজনন সম্পর্কে জ্ঞান আহৰণ কৰাৰ গুৰুত্ব কি তাৰ ওপৰত এটি চমু টোকা প্ৰস্তুত কৰা।
অধিক তথ্যৰ বাবে

- ⇒ www.teenshealth.org/teen/sexual_health/
- ⇒ www.ama-assn.org/ama/pub/category/1947.html
- ⇒ www.adolescenthealth.com